

সকলোৰে বাবে পি এন বি গৃহ নিৰ্মাণ

পৰিশিষ্ট-২

গৃহ ঋণৰ বাবে আবেদন প্ৰ-পত্ৰ
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত- মধ্যম আয়কাৰী শ্ৰেণীৰ বাবে

আবেদন/ঋণ খাতা নং	
আবেদনৰ উৎস (প্ৰত্যক্ষ ইউ-এল-বি সমূহ/খ্যাতিমান সংস্থা/অন্যান্য	
ইউ-এল-বিৰ নাম/খ্যাতিমান সংস্থা/অন্যান্যৰ নাম	

আবেদনকাৰীৰ
ফটোগ্ৰাফ
স্বাক্ষৰ বা
বুঢ়া আঙুলিৰ
ছাপ

সহ-আবেদনকাৰীৰ
ফটোগ্ৰাফ
স্বাক্ষৰ বা বুঢ়া
আঙুলিৰ ছাপ

প্ৰতি,
শাখা প্ৰবন্ধক
পিএনবি

.....

মই/আমি _____টকাৰ ঋণৰ বাবে অনুৰোধ জনাইছোঁ ফ্লেট/ঘৰ ক্ৰয় কৰিবলৈ, যৰ নিৰ্মাণ/ফ্লেট, সম্প্ৰসাৰণ (উন্নতীকৰণ) কৰিবৰ হেতু।

মই/আমি নিম্নোক্ত ধৰণেৰে বিৱৰণ উল্লেখ কৰিছোঁ :

(ক) ব্যক্তিগত তথ্য

	সৰিশেষ	আবেদনকাৰী	সহ-আবেদনকাৰী
১	নাম (বৰফলা আখৰত)	প্ৰথম মধ্য অস্তিত্ব	প্ৰথম মধ্য অস্তিত্ব
২	পিতৃ/স্বামীৰ নাম		
৩	মাতৃৰ পিতৃকুলৰ উপাধিৰ সৈতে		
৪	সহ-আবেদনকাৰীৰ সৈতে আবেদনকাৰীৰ সম্পৰ্ক		
৫	বয়স আৰু জন্মৰ তাৰিখ	—বছৰ দিন/মাহ/বছৰ	—বছৰ দিন/মাহ/বছৰ
৬	লিংগ	পুৰুষ/মহিলা/তৃতীয় লিংগ	পুৰুষ/মহিলা/তৃতীয় লিংগ

	সৰিশেষ	আবেদনকাৰী		সহ-আবেদনকাৰী	
৭	শ্ৰেণী	এছ চি/এছ টি/সাধাৰণ বৰ্গ/সংখ্যালঘু/ পি ডব্লিউ ডি/ অন্যান্য		এছ চি/এছ টি/সাধাৰণ বৰ্গ/সংখ্যালঘু/ পি ডব্লিউ ডি/ অন্যান্য	
৮	ধৰ্ম	হিন্দু/মুছলমান/খ্ৰীষ্টান/শিখ/জৈন/বৌদ্ধ /পাহাৰী/অন্যান্য		হিন্দু/মুছলমান/খ্ৰীষ্টান/শিখ/জৈন/বৌদ্ধ /পাহাৰী/অন্যান্য	
৯	বৈবাহিক স্থিতি	বিবাহিত/অবিবাহিত/অন্যান্য		বিবাহিত/অবিবাহিত/অন্যান্য	
১০	নিৰ্ভৰশীলৰ সংখ্যা (পৰিয়ালৰ মুঠ সদস্য সংখ্যা)	শিশু অন্যান্য			
১১	একক চিনাক্তকৰণ নং/ আধাৰ নং				
১২	ৰাষ্ট্ৰীয়তা আৰু চিনাক্তকৰণ প্ৰমাণ				
১৩	নিয়োগ শ্ৰেণী	বেতনপ্ৰাপ্ত/স্ব-নিয়োজিত/অন্যান্য		বেতনপ্ৰাপ্ত/স্ব-নিয়োজিত/অন্যান্য	
১৪	আৱাসিক ঠিকনা প্লট/ফ্লট/গৃহ নম্বৰ সৈতে পিন কোড (ক) বৰ্তমানৰ ঠিকনা (খ) স্থায়ী ঠিকনা (গ) বাসস্থান প্ৰমাণ-পত্ৰ				
১৫	দূৰভাষ নং আৰু মোবাইল নং				
১৬	উক্ত ঠিকনাত বাস কৰাৰ অৱধি				
১৭	শিক্ষাগত/পেছাদাৰী যোগ্যতা	দশম অনুত্তীৰ্ণ/দশম উত্তীৰ্ণ/ উচ্চতৰ মাধ্যমিক/স্নাতক/অন্যান্য		দশম অনুত্তীৰ্ণ/দশম উত্তীৰ্ণ/ উচ্চতৰ মাধ্যমিক/স্নাতক/অন্যান্য	
১৮	পৰিয়ালৰ বাৰ্ষিক আয় (টকাত)				
১৯	আয়	প্ৰমাণ	উৎস	প্ৰমাণ	উৎস
২০	পৰিয়ালৰ আয়ৰ শ্ৰেণী	এম-আই-জি-১/এম-আই-জি-২			
২১	বৰ্তমানে থকা ঋণৰ বিৱৰণ (যদি আছে)	ঋণ ১	ঋণ ২	ঋণ ১	ঋণ ২
২২	প্ৰকাৰ আৰু আকাৰ	গৃহ/ফ্লট		পৰিসৰ ১৬০ বৰ্গ মি. লৈ/২০০ বৰ্গ মি. লৈ	
২৩	বৰ্তমানে থকা ঘৰটোৰ মালিকীস্বত্বৰ বিৱৰণ	নিজস্ব	ভাড়া	উত্তৰাধিকাৰীসূত্ৰে	অন্যধৰণৰ
২৪	পিন কোডৰ সৈতে সম্পত্তিৰ ঠিকনা				

(খ) কৰ্ম সংস্থানৰ স্থিতি

	সবিশেষ	আবেদনকাৰী	সহ-আবেদনকাৰী
১	সবিশেষ	স্ব-নিয়োজিত/ বেতনপ্ৰাপ্ত/ অন্যান্য	স্ব-নিয়োজিত/ বেতনপ্ৰাপ্ত/ অন্যান্য
২	নিয়োগকৰ্তাৰ নাম/ ব্যৱসায়/বৃত্তিৰ প্ৰকৃতি		
৩	নিয়োগকৰ্তা/ব্যৱসায়/বৃত্তিৰ দূৰভাষ নম্বৰৰ সৈতে ঠিকনা		
৪	যদি নিয়োজিত, পদবী আৰু কৰ্মচাৰীৰ নম্বৰ		
৫	বৰ্তমানৰ/জীৱিকা/ব্যৱসায়/বৃত্তিৰ নিয়োজিত বছৰ		
৬	মুঠ সেৱাৰ সময়সীমা অৱসৰৰ দিন	দিন/মাহ/বছৰ	দিন/মাহ/বছৰ

(গ) পৰিয়ালৰ আয়ৰ খতিয়ান

	সবিশেষ	আবেদনকাৰী	সহ-আবেদনকাৰী
১	মুঠ বেতন/প্ৰতি মাহ আয় (বেতন পত্ৰ/ আই টি পৰিশোধ, প্ৰ-পত্ৰ নং ১৬)		
২	কৰ কাটনি আয় কৰ		
	বৃত্তিগত কৰ		
	ভৱিষ্যনিধি		
	বীমা ৰাশি		
৩	ঋণ ই-এম-আইৰ সৈতে অন্যান্য কাটনি		
৪	মুঠ বেতন/প্ৰতি মাহৰ আয়		
৫	অন্যান্য আয় (যদি আছে)		

(ঘ) বেংক একাউণ্টৰ বিৱৰণ

১	বেংক/শাখাৰ নাম		
২	একাউণ্ট নং (অতি কমেও ৬ মাহৰ লেনদেনৰ খতিয়ান)		
৩	কেতিয়াৰ পৰা		

(ঙ) প্রস্তাৱিত সম্পত্তিৰ বিৱৰণ যিটো সম্পত্তি ক্ৰয়/নিৰ্মাণ/অন্যান্য কাৰণত ব্যৱহৃত হ'ব

১	প্লট/ফ্লট/ঘৰৰ পিন কোডৰ সৈতে ঠিকনা	
২	বিক্ৰীকৰ্তা/গৃহ নিৰ্মাতা/হাউছিং ছ'ছাইটি/ হাউছিং বোৰ্ড/আৱাস উন্নয়ন প্ৰাধিকৰণৰ নাম আৰু ঠিকনা	
৩	এলেকা ঘৰ/ফ্লট/অন্যান্য/অনুগ্ৰহ কৰি স্পষ্ট উল্লেখ কৰক	
		ভূমি পৰিসৰ (বৰ্গ মি)
		নিৰ্মাণ পৰিসৰ (বৰ্গ মি)
		মজিয়াৰ পৰিসৰ (বৰ্গ মি)
৪	নিৰ্মাণ পৰিসৰ আৰু মজিয়াৰ পৰিসৰ (ফ্লট আৰু ভূমি এলেকা ক্ৰয়ৰ ক্ষেত্ৰত) আৰু ঘৰৰ ক্ষেত্ৰত নিৰ্মাণ পৰিসৰ	
৫	লীজ সম্পত্তিৰ ক্ষেত্ৰত লীজ সমাপ্তিৰ সময়সীমা	বছৰ
৬	নতুনকৈ ক্ৰয়ৰ ক্ষেত্ৰৰ ফ্লট/গৃহৰ সময়	বছৰ
৭	স্থানৰ কোড (আইনী স্বীকৃত চহৰৰ কাৰণে লোকপিয়ল ২০১১ৰ ভিত্তিত স্থানৰ কোড উল্লেখ কৰিব)	
৮	ঋণৰ উদ্দেশ্য	(ক) নতুন গৃহ ক্ৰয় (খ) নতুন গৃহ নিৰ্মাণ (গ) বৰ্তমানৰ গৃহ ক্ৰয়

২০১১ চনৰ লোকপিয়ল অনুসৰি সকলো বিধিগত চহৰ আৰু পিছত অধিসূচনা কৰা চহৰসমূহে এম-আই-জিৰ বাবে চি-এল-এছ-এছৰ অধীনত যোগ্য বিবেচিত হ'ব

টোকাঃ বিধিগত চহৰৰ সন্দৰ্ভত অধিসূচনা কৰা পৰিকল্পিত অঞ্চল আৰু সংশ্লিষ্ট পৌৰসভা এলেকাক আওঁৰি থকা পৰিকল্পিত অঞ্চল আৰু আঁচনিৰ অধীনত সামৰি লোৱা হ'ব।

চ) ঋণৰ বিৱৰণ : ফ্লেট/গৃহ ক্ৰয়/গৃহ নিৰ্মাণ/ঘৰৰ সম্প্ৰসাৰণ (উন্নীতকৰণ)

১	পুঁজি ব্যৱহাৰৰ আনুমানিক ব্যৱহাৰ	পৰিমাণ (টকা)	পুঁজিৰ উৎসৰ আনুমানিক	পৰিমাণ (টকা)
২	ক্ৰয়/নিৰ্মাণ/মেৰামতি/উন্নীতকৰণ সম্প্ৰসাৰণৰ মূল্য		অনুৰোধ কৰা ঋণ	
৩	পঞ্জীয়ন মাচুল		বেংকত জমা	
৪	মোহৰ শুল্ক		নগদ ধনলৈ পৰিণত কৰিব পৰা বিনিয়োগ	
৫	যিকোনো অন্যান্য খৰচ		ইতিমধ্যে খৰচ হোৱা পৰিমাণ	
৬	আনুষংগিক খৰচ		সম্পৰ্কীয়ৰ পৰা লোৱা ঋণ	
৭	বীমা		অন্যান্য উৎস (যদি আছে)	
৮	সৰ্বমুঠ		সৰ্বমুঠ	
৯	সুত পৰিশোধৰ বিকল্প		স্থায়ী সুতৰ ভিত্তিত/অস্থায়ী সুতৰ ভিত্তিত	
১০	পৰিশোধৰ প্ৰকাৰ		ই চি এছ/এছ আই/পি ডি চি/এন ই চি এছ/নগদ	
১১	বছৰৰ সংখ্যা		——— মাহ ——— বছৰ	
১২	বৰ্তমানৰ ঋণ/ধাৰ		নিজস্ব সম্পত্তি	

(ছ) প্ৰসংগ

	নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ (সমূহ)	সম্পৰ্ক
১		
২		

ঘোষণা

- মই/আমি প্ৰমাণিত কৰোঁ যে ওপৰোক্ত আৰু পৰিশিষ্টত উল্লিখিত মোৰ/আমাৰ দ্বাৰা প্ৰদান কৰা তথ্যসমূহ সঁচা, সঠিক, সম্পূৰ্ণ আৰু সকলো দিশৰ পৰা একেবাৰে শেহতীয়া
- মই/আমি কোনো তথ্য লুকুৱাই ৰখা নাই। যদি মোৰ/আমাৰ বিৱৰণ অসত্য প্ৰমাণিত হয়, তেন্তে বেংকে বিধি অনুযায়ী উপযুক্ত পদক্ষেপ ল'ব পাৰিব।
- মই/আমি বোধগম্য হৈছোঁ যে ওপৰোক্ত উল্লিখিত তথ্যই বেংকে মোৰ/আমাৰ ঋণ/অনুদান প্ৰদান কৰাৰ ভিত্তি হিচাপে বিবেচনা কৰিব।
- মই/আমি নিশ্চিত কৰোঁ যে আৰ্থিক বিৱৰণী, বেংকৰ খতিয়ান, ভূমি/আইনী দলিল আদি বেংকত মোৰ/আমাৰ দ্বাৰা মোৰ/আমাৰ ঋণ আবেদনৰ সৈতে প্ৰদান কৰা প্ৰতিলিপিসমূহ সম্পূৰ্ণ সত্য।

- ৫। মই/আমি এই স্বীকৃতি-পত্ৰৰ জৰিয়তে সন্মতি জনাও যে বেংকে যিকোনো উৎসৰ পৰা এই সন্দৰ্ভত তথ্যৰ অনুসন্ধান কৰিব পাৰিব।
- ৬। মই/আমি এই স্বীকৃতি-পত্ৰৰ দ্বাৰা স্বীকাৰ কৰোঁ যে গৃহ ঋণ সম্পৰ্কীয় অতি গুৰুত্বপূৰ্ণ নিয়ম আৰু চৰ্তাৱলীসমূহ পঢ়িছোঁ, বুজিছোঁ আৰু সেইবোৰৰ সৈতে একমত। মই/আমি নিয়ম আৰু চৰ্তাৱলী অনুসৰি বেংকৰ সেৱা/সেৱাসমূহ মানিবলৈ বাধ্য।
- ৭। মই/আমি মোক/আমাক প্ৰদান কৰা সুবিধাসমূহৰ চৰ্ত আৰু নিয়মৰ দ্বাৰা বান্ধ খাই আছোঁ। ভাৰতৰ কোনো অঞ্চলত মোৰ/আমাৰ নামত বা মোৰ পৰিয়ালৰ কোনো সদস্যৰ নামত পকী ঘৰ নাই।
- ৮। মই/আমি ভাৰত চৰকাৰৰ কোনো গৃহ নিৰ্মাণ আঁচনিৰ অধীনত কেন্দ্ৰীয় সাহায্য লাভ কৰা নাই।
- ৯। প্ৰক্ৰিয়াকৰণ মাচুলৰ বাবে অন্য কোনো প্ৰযোজ্য মাচুল, নিৰিখ, শুল্ক, সুত আদি মোৰ/আমাৰ গৃহ ঋণ খাতাৰ পৰা কৰ্তন কৰিবলৈ মই/আমি অনুমতি দিছোঁ।
- ১০। মই/আমি বেংকক সন্মতি আৰু স্বীকাৰ-পত্ৰত ঘোষণা কৰিছোঁ যে বেংকে নিজৰ বিবেচনাত কোনো তৃতীয় পক্ষ সংস্থাক দায়িত্ব দিব পাৰিব।
- ১১। বেংকে কোনো ধৰণৰ সহায়ক সেৱা গ্ৰহণৰ উদ্দেশ্যে মোৰ/আমাৰ খাতাৰ তথ্য তৃতীয় পক্ষক প্ৰদান কৰিব পাৰিব আৰু তাৰ বাবে মোৰ/আমাৰ পৃথক অনুমতিৰ প্ৰয়োজন নহ'ব বুলি বেংকক স্বীকৃতি-পত্ৰ প্ৰদান কৰিলোঁ। মই/আমাৰ বেংকক স্বীকৃতি প্ৰদান কৰিছোঁ, মোৰ/আমাৰ ঋণ বিৱৰণ/পৰিশোধৰ ইতিহাস/তথ্য অন্যান্য শাখা/বেংক/বিত্তীয় প্ৰতিষ্ঠান/আৰ-বি-আই/চিবি/ঋণ তথ্য কেন্দ্ৰ/সংস্থাসমূহ/পাৰিনিয়ত নিকাৰৰ সৈতে তথ্য আদান-প্ৰদান কৰিব পাৰিব আৰু এই অনুমতিৰ ফলস্বৰূপে তথ্য ব্যৱহাৰৰ বাবে বেংক বা আৰু ইয়াৰ সংস্থাসমূহ দায়ী নহ'ব।

স্থান
দিনাংক

স্বাক্ষৰ ১

স্বাক্ষৰ ২

সাক্ষীৰ নাম, যদি প্ৰযোজ্য :

মইপুত্ৰ/কন্যা, স্বামী ঘোষণা কৰোঁ যে
এই আবেদনপত্ৰৰ সকলো বিষয়বস্তু মোক পঢ়ি শুনোৱা হৈছিল আৰু বুজাই দিয়া হৈছিলৰ দ্বাৰা আৰু
মই সম্পূৰ্ণকৈ বুজিছোঁ।

(আবেদনকাৰী/ঋণ গ্ৰাহকৰ স্বাক্ষৰ)

সাক্ষীৰ নাম :

স্বাক্ষৰ :

ঠিকনা :

.....

পি এন বি ১২১৫

স্বীকৃতিপত্ৰ প্ৰাপ্ত

ঋণ আবেদন নং প্ৰাপ্তিৰ দিন

(দিন/মাহ/বছৰ)। সম্পূৰ্ণ নথি-পত্ৰ সন্নিবিষ্ট প্ৰাপ্তিৰ দিন(দিন/মাহ/বছৰ)। সমৰ্থনমূলক নথি-পত্ৰৰ

সৈতে বেংকে সম্পূৰ্ণ আবেদনপ্ৰাপ্তিৰ ১৫ দিনৰ ভিতৰত গৃহীত/প্ৰত্যাখ্যানৰ বিষয়ে আবেদনকাৰীক জনোৱা হ'ব।

স্থান :

দিনাংক

স্বাক্ষৰ

মোহৰ

**অভিযান-২০২২ চনৰ ভিতৰত সকলোলৈ গৃহ
প্রধানমন্ত্রী আৱাস যোজনা (পি-এম-এ-ৰাই)
ঋণ সংলগ্ন ৰাজ সাহায্য যোজনাৰ মুখ্য বৈশিষ্ট্যসমূহ**

যোজনা	এম আই জি ঋণ গ্ৰহণকাৰীৰ বাবে ঋণ সংলগ্ন সুতৰ ৰাজ সাহায্য ০ নতুন গৃহ ক্ৰয়/নিৰ্মাণৰ বাবে
আৱৰ্তন ক্ষেত্ৰ	০ লোকপ্ৰিয়ল ২০১১ অনুসৰি সকলো আইনীভাৱে স্বীকৃত চহৰ আৰু সংশ্লিষ্ট পৌৰ নগৰৰ চাৰিওফালে গঠিত পৰিকল্পিত অঞ্চলও অন্তৰ্ভুক্ত হ'ব।
ঋণ সংলগ্ন সুতৰ ৰাজ সাহায্য	ৰাজ সাহায্য ঋণ খাতাত জমা কৰি আৰু সেই অনুসৰি ই-এম-আই ট্ৰাস কৰা হ'ব।
কেন্দ্ৰীয় সমন্বয়ক সংস্থা	এন-এইচ-বি আৰু এইচ-ইউ-ডি-চি-অ' / বেংকে এন-এইচ-বিৰ সৈতে চুক্তিপত্ৰ স্বাক্ষৰ কৰিছে।
হিতাধিকাৰী	০ স্বামী, পত্নী আৰু অবিবাহিত সন্তানসহ একেলগে গঠিত একোটা পৰিয়াল। ০ হিতাধিকাৰী পৰিয়ালৰ সদস্যৰ পৰিয়ালটোৰ কোনো সদস্যৰ নামত ভাৰতৰ কোনো অংশতে পকী ঘৰ (সকলো ঋতুৰ উপযোগী স্থায়ী ঘৰ) থাকিব নালাগিব।

সৰিশেষ	এম আই জি-১	এম আই জি-২
পৰিয়ালৰ বাৰ্ষিক আয় (প্ৰতি বছৰে)	৬.০০ লাখৰ ওপৰত ১২.০০ লাখ টকালৈ	১২.০০ লাখৰ ওপৰত আৰু ১৮.০০ লাখ টকালৈ
সুত ৰাজ সাহায্যৰ বাবে যোগ্য গৃহ ঋণৰ পৰিমাণ	৯.০০ লাখ	১২.০০ লাখ
ৰাজ সাহায্যৰ বাবে সৰ্বাধিক সময়সীমা (বছৰ)	২০	২০
সুত ৰাজ সাহায্য (প্ৰতি বছৰি শতাংশ)	৪.০	৩.০
মুঠ বৰ্তমান মূল্যৰ বাবে ৰেহাই হাৰ (এন-পি-ভি) সুত ৰাজ সাহায্য গণনা (শতাংশ)	৯.০০	৯.০০
ব্যৱহাৰযোগ্য ভূমিৰ মজিয়াৰ পৰিসৰ (বৰ্গ মি)	১৬০	২০০
আবেদন অনুসৰি প্ৰক্ৰিয়াকৰণ মাচুল মাচুল	প্ৰতি আবেদনত চৰকাৰে ২০০০ টকা প্ৰদান কৰিব। ওপৰৰ দৰে ঋণলৈকে বেংকে কোনো ধৰণৰ প্ৰক্ৰিয়াকৰণ মাচুল নলয়। ৰেহাই দিয়া সীমাৰ ওপৰৰ ঋণৰ বাবেহে প্ৰক্ৰিয়াকৰণ মাচুল।	

স্থান :

দিনাংক :

স্বাক্ষৰ-১

মোহৰ-২

**পাঞ্জাব নেচনেল বেংক- গৃহ ঋণ
ফ্লোট/ঘৰ ক্ৰয়/ পুনৰ ক্ৰয়/ঘৰ নিৰ্মাণ
দাখিল কৰিবলগীয়া নথি-পত্ৰসমূহ**

	(অনুগ্রহ কৰি চিহ্ন দিয়ক)	
১।	সম্পূৰ্ণৰূপে পূৰ কৰা আবেদন (ফৰ্ম নং-১২১৫)	
২।	স্ব-ঘোষণাঃ এম-আই-জি আয় প্ৰমাণপত্ৰ	
৩।	স্ব-হস্তাক্ষৰিত আয়ৰ প্ৰমাণপত্ৰ (যদিহে কৰযোগ্য সীমাৰ তলত থাকে)	
৪।	একক পৰিয়ালপত্ৰ পানকাৰ্ড/আধাৰ নং/ভোটাৰ কাৰ্ড/ড্ৰাইভিং লাইচেন্স/মনৰেগা নং/অন্যান্য কোনো বৈধ নম্বৰ বা হিতাধিকাৰীৰ স্বভূমিৰ জিলা ৰাজহ কৰ্তৃপক্ষৰ পৰা ঘৰ মালিকানাৰ প্ৰমাণপত্ৰ	
৫।	একক পৰিচয় পত্ৰ	
৬।	শ্ৰেণী প্ৰমাণপত্ৰ (এছ চি/এছ টি/অ' বি চি/সংখ্যালঘু আদি অন্তৰ্ভুক্ত)	
৭।	ঠিকনা প্ৰমাণপত্ৰৰ প্ৰতিলিপি	
৮।	আয়ৰ প্ৰমাণ-মূল বেতন ৰচিদ/বেতন প্ৰমাণ-পত্ৰ/অন্যান্য আয়	
৯।	শেহতীয়া আই টি পৰিশোধ/ আই টি মূল্যায়ন আদেশ/প্ৰ-পত্ৰ নং ১৬ (যদি প্ৰযোজ্য)	
১০।	শেহতীয়া ৬ মাহৰ বেংকৰ খতিয়ান	
১১।	স্ব-নিয়োজিত হ'লে ব্যৱসায়/কাৰ্যকলাপ/স্ব-হস্তাক্ষৰিত বিত্তীয় খতিয়ান/ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ আদি	
১২।	অনুমোদিত মূল্যায়নকাৰীৰ পৰা মূল্যায়ন প্ৰমাণপত্ৰ, যদিহে পূৰ্বে মূল্যায়ন হোৱা নাই।	
১৩।	প্ৰস্তাৱিত নিৰ্মাণৰ অনুমোদিত নক্সা	
১৪।	স্থপতি/অভিযন্তাৰ পৰা প্ৰমাণপত্ৰ, যিয়ে নিৰ্মাণৰ মূল্য/মেৰামতিৰ খৰচ/উন্নীতকৰণৰ খৰচ/সম্প্ৰসাৰণৰ খৰচ নিশ্চিত কৰিব।	
১৫।	ফ্লোট/গৃহৰ ক্ষেত্ৰত স্থপতিৰ প্ৰমাণপত্ৰ-ঘৰৰ সম্ভাৱ্য আয়, যোগ্যতা আৰু ভৱিষ্যতৰ সক্ষমতাৰ বিষয়ত	
১৬।	গৃহ নিৰ্মাতা/গৃহ উন্নয়নকাৰীৰ সৈতে নিৰ্মাণ চুক্তি	
১৭।	হাউছিং কৰ্তৃপক্ষ/ক্ষমতাশীল কৰ্তৃপক্ষৰ পৰা এন অ' চি	
১৮।	হলফনামা- য'ত উল্লেখ থাকিব যে নিৰ্মাণ অনুমোদন অঞ্চলত, কেৱল অনুমোদিত নক্সা/বিল্ডিং বিধি অনুসৰি কৰা হৈছে আৰু এই ঋণ কেৱল বসবাসৰ উদ্দেশ্যে প্লট/গৃহ/ফ্লোট ক্ৰয় কৰিবৰ বাবে ঋণ লোৱা হৈছে।	
১৯।	গৃহ নিৰ্মাতা/বিক্ৰেতাক আগতীয়া আদায় কৰা টকাৰ ৰচিদ (যদি আছে)	
২০।	হিতাধিকাৰীৰ পৰা হলফনামা জৰিয়তে জনোৱা হ'ল যে তেওঁ/তেখেতৰ পৰিয়ালৰ কোনো ব্যক্তিৰ ভাৰতৰ কোনো অংশত পকী ঘৰ (সকলো ঋতুত বসযোগ্য স্থায়ী ঘৰ) নাই বা মালিক নহয়।	
২১।	সম্পত্তিৰ আৱণ্টন প্ৰমাণ-পত্ৰ (য'ত সম্পত্তি গৃহ নিৰ্মাতা/হাউছিং বোৰ্ড আদিৰ পৰা ক্ৰয়ৰ প্ৰস্তাৱ আছে)/বা বিক্ৰীৰ চুক্তিপত্ৰ (য'ত পুনৰ বিক্ৰী কৰা সম্পত্তি ক্ৰয়ৰ প্ৰস্তাৱ আছে), নিজস্ব মালিকানা সম্পত্তিৰ ক্ষেত্ৰত, যিটো সম্প্ৰসাৰণ কৰা হ'ব, তাৰ বাবে স্বত্ব সিদ্ধ দলিল/লীজ দলিল/নামজাৰি পত্ৰ লাগিব।	